

**North Lakhimpur College (Autonomous)**

**অফলাইন পৰীক্ষা পৰিচালনাৰ বিধি, 2020**

1. বিএ, বিএছ ছি আৰু বিচিএ ৰ দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ ষাণ্মাসিকৰ বেকলগৰ পৰীক্ষাসমূহ অফলাইন প্ৰক্ৰিয়াৰে পৰীক্ষাৰ সূচী অনুসৰি অনুষ্ঠিত হ'ব। পৰীক্ষাৰ ফৰ্ম পূৰাণ্ডতে অফলাইন বিকল্প নিৰ্বাচন কৰা ষষ্ঠ ষাণ্মাসিক (নিয়মীয়া)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা অফলাইন ভিত্তিত পৰীক্ষাৰ সূচী আনুসৰি অনুষ্ঠিত হ'ব।
2. পৰীক্ষাৰ্থীসকলে মুখা বা মাক্স পিন্ধি অহাটো বাধ্যতামূলক।
3. কলেজৰ প্ৰৱেশদ্বাৰত হাত ধোৱাৰ সুবিধা উপলব্ধ কৰা হৈছে।
4. কলেজ চৌহদত প্ৰৱেশ কৰাৰ সময়ত, পৰীক্ষাৰ্থীৰ মাজত এটা তাত্ক্ষনিক পৰীক্ষা ক'ভিড-19 ৰ নিয়মাৱলী অনুসৰি সম্পন্ন কৰা হ'ব। যদি কোনো পৰীক্ষাৰ্থীৰ দেহত জোখতকৈ অধিক উষ্ণতা পোৱা যাব, তেওঁলোকক পৃথক কোঠাত পৰীক্ষাত বহিবলৈ দিয়া হ'ব।
5. পৰীক্ষাগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলে চাবোনেৰে হাত ধুব লাগিব অথবা এলকহলযুক্ত চেনিটাইজাৰে হাত পৰিষ্কাৰ কৰিব লাগিব।
6. পৰীক্ষাগৃহৰ ভিতৰত সকলো সময়তে পৰীক্ষাৰ্থীসকলে ইজনে সিজনৰ পৰা কমেও 6 ফুট সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।
7. মোনা, খাদ্যসামগ্ৰী আদি কলেজ চৌহদলৈ আনিবলৈ অনুমতি দিয়া নহ'ব। এনেধৰণৰ সামগ্ৰী সুৰক্ষিতভাৱে ৰখাৰ কোনো ব্যৱস্থা উপলব্ধ নহ'ব।
8. পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত পৰীক্ষাৰ্থীসকলে নিয়মানুৱৰ্তিতা ৰক্ষা কৰি পৰীক্ষাগৃহত প্ৰৱেশ কৰিব লাগিব। পৰীক্ষা শেষ হোৱাৰ পিছতো একেধৰণেৰে ওলাই যাব লাগিব।
9. বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থীসকলক পৰীক্ষাগৃহত বহিবলৈ ব্যৱস্থা কৰা হ'ব।

10. পৰীক্ষাগৃহত উপলব্ধ ছেনিটাইজাৰে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ হাত পৰিষ্কাৰ কৰিব পাৰিব।
11. পৰীক্ষকে প্ৰশ্নকাকত আৰু উত্তৰ বহী বিলোৱাৰ আগমুহূৰ্তত তেওঁলোকৰ হাত ছেনিটাইজ কৰি ল'ব।
12. যিকোনো সামগ্ৰী আনৰ লগত বিনিময় কৰিব নোৱাৰিব।
13. স্বচ্ছ বটলত পৰীক্ষাৰ্থীসকলে কেৱল পানীহে পৰীক্ষাগৃহলৈ আনিবলৈ অনুমতি প্ৰদান কৰা হ'ব।
14. পৰীক্ষাগৃহৰ ভিতৰত আৰু বাহিৰত তামোল পাণ, গুটখা আদি সেৱন কৰাটো সম্পূৰ্ণ নিষেধ।
15. প্ৰতিটো বেলাৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত পৰীক্ষাগৃহটো সম্পূৰ্ণভাৱে ছেনিটাইজ কৰা হ'ব।
16. সকলো শৌচালয় আৰু প্ৰস্ৰাৱগাৰ সম্পূৰ্ণৰূপে পৰিষ্কাৰ আৰু সংক্ৰমণমুক্ত কৰা হ'ব।
17. পৰীক্ষকসকলে মুখা আৰু উপযুক্ত হাতমোজা পৰিধান কৰিব লাগিব।

অধ্যক্ষ

তাৰিখঃ 15/09/2020

নৰ্থ লখিমপুৰ কলেজ(স্বায়ত্তশাসিত)